

Total No. of Printed Pages—4

1 SEM FYUGP MIN ZOO1

2 0 2 3

(December)

ZOOLOGY

(Minor)

Paper : MIN ZOO1

(Animal Diversity—1)

Full Marks : 60

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. খালী ঠাইবোৰ পূৰ্ব কৰা : $1 \times 5 = 5$

Fill in the blanks :

(a) _____ত সর্বোচ্চ বহুপত্তা পোৱা যায়।

The highest degree of polymorphism is found in _____.

(b) বন্ধ থকা প্রাণীবোৰ _____ পৰিৰ অন্তর্গত।

Pore bearing animals belong to the Phylum _____.

(c) নিমাথেলমিনিটিচৰোৰ _____ কৃমি।

Nemathelminthes are _____ worms.

(2)

- (d) 'ইউ'র'করডেটোৰৰ পলুবোৰৰ _____হে কেৱল ন'ট'কৰ্ড থাকে।

Urochordates have notochord only in the larval _____.

- (e) _____ক আধুনিক প্রাণীভূগোলৰ পিতৃ বুলি জনা যায়।
_____ is known as the father of modern zoogeography.

2. চমু টোকা লিখা (যি কোনো তিনিটা) : 4×3=12

Write short notes on (any three) :

- (a) প্রাণীবিভাগৰ সূত্রসমূহ

Theories of animal distribution

- (b) মহাদেশীয় বিস্থাপনৰ সূত্র

Continental drift theory

- (c) হেলমিন্টচৰ পৰজীৱি অভিযোগ্যন

Parasitic adaptation in helminthes

- (d) প্র'ট'য়'ৰাৰ বিভিন্ন চলন প্ৰক্ৰিয়া

Different modes of locomotion in Protozoa

3. কৰডেটৰ সাধাৰণ বৈশিষ্ট্যসমূহ লিখা আৰু কৰডেটবিলাক প্র'ট'কৰডেটতকৈ কেনেকৈ উন্নত, বুজাই লিখা।

Write about the general characters of chordate and mention how chordates are superior to protochordates.

6

(3)

নাইবা / Or

কৰডেটৰ দুটা উদাহৰণসহ শ্ৰেণীবিভাজন কৰা।

Classify Chordates up to class with two examples.

4. পশ্চাদগামী কপাত্তৰ কি? 'ইউ'র'কৰডেটত কিদৰে পশ্চাদগামী কপাত্তৰ হয়, দেখুওৱা। 1+5=6

What is retrogressive metamorphosis?
Show the retrogressive metamorphosis in urochordate.

নাইবা / Or

কৰডেটৰ উৎপত্তিৰ ইকাইন'ডাৰ্ম সূত্ৰটো বহলাই লিখা।

Describe in detail the Echinoderm theory of origin of chordates.

5. টিনিয়া চলিয়াম অথবা এছকেবিচ লুপ্রিকইডিচ'ৰ জীৱন-চক্ৰ উপযুক্ত চিত্ৰসহ বহলাই লিখা। 7+3=10

Describe the life cycle of either *Taenia solium* or *Ascaris lumbricoides* with suitable diagrams.

6. নলীকাতন্ত্র কি? স্পষ্টত পোৱা নলীকাতন্ত্রৰ বিষয়ে চিহ্নিত চিত্ৰসহ আলোচনা কৰা। 2+5+3=10

What is canal system? Discuss the canal system in sponges with labelled diagrams.

(4)

নাহিবা /Or

বহুপতা কি ? নিডেরিয়াত বহুপতা কিদৰে হয়, আলোচনা
কৰা। 2+8=10

What is polymorphism? Discuss
polymorphism in Cnidaria.

7. এমিবাৰ দৈহিক গঠন আৰু পৃষ্ঠিৰ বিষয়ে লিখা। 6+5=11

Write about the structural organization of
amoeba and its nutrition.

নাহিবা /Or

প্ৰাল প্ৰাচীৰ কি ? বিভিন্নধৰণৰ প্ৰাল প্ৰাচীৰৰ বিষয়ে চিত্ৰসহ
বৰ্ণনা কৰা। 11

What is coral reef? Write about the different
types of coral reefs with diagrams.

★ ★ ★